



পাঠ - ১৩

প্রাকৃতিক দুর্যোগ

আমাৰ মনোৰম প্ৰকৃতিৰ বুকুলৈ কেতিয়াবা অনাকাঙ্ক্ষিত দুর্যোগ নামি আহে। এই প্রাকৃতিক দুর্যোগবোৰ হ'ল— বানপানী, ভূমিকম্প, ধূমুহা, ঘূৰ্ণীবতাহ, বনজুই ইত্যাদি। এনে দুর্যোগৰ ফলত মানুহৰ লগতে পোহনীয়া জীৱ-জন্মৰ প্ৰাণ বিপন্ন হয়, সা-সম্পত্তিৰ হানি-বিঘ্নিনি ঘটে আৰু ঘৰ-দুৱাৰ বা বাস্তা-পদুলিবো বিস্তৰ ক্ষতি হয়। সেই বিষয়ে সজাগতা সৃষ্টিৰ কাৰণে এই পাঠটি যুগত কৰা হৈছে।

প্রাকৃতিক দুর্যোগসমূহৰ ভিতৰত ভূমিকম্প বা ভূইকপ অন্যতম। ই এক ভয়ানক প্রাকৃতিক দুর্যোগ, যিয়ে নিমিয়তে হাজাৰজনৰ প্ৰাণ কাঢ়ি নিব পাৰে। চহৰ-নগৰৰ ধৰ্মস কৰি ঘৰ-দুৱাৰ ভাঙি চূৰমাৰ কৰে। এইদৰে ভূমিকম্পই প্ৰাণীজগতৰ অশেষ ক্ষতিসাধন কৰে।

পৃথিৰীৰ বিভিন্ন প্ৰচাৰ মাধ্যমে কঢ়িয়াই অনা এক দুঃসংবাদে সকলোৰে মনত শোকৰ ছাঁ পেলাইছিল, সেই দিনটো আছিল ২০০১ চনৰ ২৬ জানুৱাৰী। গণতন্ত্ৰ দিৱসৰ উৎসৱত মতলীয়া হৈথকা অজস্র মানুহক এক প্ৰেল জোকাৰণিয়ে পলকতে নিঃশেষ কৰি দিলে। ধৰ্মসন্তুপত পৰিণত হ'ল হাজাৰ হাজাৰ অট্টালিকা আৰু নিমাখিত প্ৰাণী। পুৱাৰ সূৰ্যৰ কোমল পোহৰক অন্ধকাৰলৈ ৰূপান্তৰিত কৰি প্ৰকৃতিয়ে এই ধৰ্মসলীলাৰ সৃষ্টি কৰিছিল। গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত হৃদয়বিদাৰক এই ঘটনাই পৃথিৰীৰ সকলোকে মৰ্মাহত কৰিছিল। এই বিপৰ্যয়ৰ সময়ত সহায়ৰ হাত প্ৰসাৰিত কৰি বিশ্বৰ সকলো দেশ আগবাঢ়ি আহিছিল।



অসমতো ১৮৯৭ চনত প্ৰলয়ংকৰী ভূমিকম্প এটাই ধৰ্মসলীলা চলাইছিল। এই ভূমিকম্পৰ উৎপত্তি স্থল আছিল খাটীয়া জয়ন্তীয়া পাহাৰ। বৰ্তমান কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকৰ্ণণৰ স্থলী চানড়ুবি বিল আচলতে এসময়ত পাহাৰ আছিল। এই বৰভূইকঁপতেই ই এখন বিলত পৰিণত হ'ল। ভূইকঁপৰ ফলত কেইবাখনো পাহাৰ লাহে লাহে তললৈ গৈ চানড়ুবি বিলৰ সৃষ্টি হৈছিল। ১৯৫০ চনৰ ভূমিকম্পই গছ-গছনিৰে ভৰপূৰ অৰণ্যাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। ফলত অসমত প্ৰলয়ংকৰী বানপানী হৈছিল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল।

ভূমিকম্প এটা ভয়াবহ প্রাকৃতিক দুর্যোগ। বিজ্ঞানীসকলে অহৰহ প্রচেষ্টা চলায়ো ভূমিকম্পৰ দৰে প্রাকৃতিক দুর্যোগসমূহৰ নিৰাময়ৰ নিশ্চিত উপায় আজিলৈ উলিয়াব পৰা নাই। কিয়নো এই দুর্যোগৰ আগজাননী দিব পৰাকৈ কোনো সঠিক উপায় এতিয়ালৈকে উন্নৰণ হোৱা নাই। অৱশ্যে ভূমিকম্পৰ প্ৰৱণতা থকা অঞ্চলসমূহ তেওঁলোকে চিহ্নিত কৰিছে। তিব্বত, চীন, জাপানৰ উপৰি অসমকে ধৰি ভাৰতৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু গুজৱাট বাজ্য ভূমিকম্পপ্ৰণ অঞ্চল হিচাপে চিহ্নিত হৈছে।



ভূমিকম্পৰ সময়ত ল'ব লগা সারধানতা সম্পর্কে অতীজৰে পৰা মানুহৰ মুখে মুখে বহু কথা চলি আহিছে। বৰ্তমানেও এই সারধানতা সম্পর্কে বিভিন্ন উপায়েৰে মানুহক সজাগ কৰি থকা হৈছে। চৰকাৰৰ “দুর্যোগ ব্যৱস্থাপনা বিভাগে” বিভিন্ন ধৰণে ফলক আৰি, দূৰদৰ্শন, ছপা মাধ্যম আদিৰ যোগে ভূমিকম্পৰ সময়ত ল'ব লগা সারধানতা সম্পর্কে বাইজক সজাগ কৰে। ভূমিকম্পৰ সময়ত ল'বলগা সারধানতা সম্পর্কে তোমালোকেও জানি লোৱা—

ভূমিকম্পৰ সময়ত মুকলি ঠাইলৈ ওলাই আহিব লাগে। পকী ঘৰ বা বহুমহলীয়া অটালিকাৰ ভিতৰত থাকিলে বিছনা বা মেজৰ তলত আশ্রয় ল'ব লাগে। বহুমহলীয়া অটালিকাত থকা লোকসকলে কোঠাৰ চুকৰ স্তুপৰ কাষত আশ্রয় ল'ব লাগে। ভূমিকম্পৰ সময়ত লিফ্ট (অটালিকাত উঠা-নমা বিদ্যুৎ চালিত যন্ত্ৰ) আদিৰে উঠা-নমা কৰিব নালাগে। ঘৰৰ মূল বিজুলী সংযোগ বিছিন কৰি দিব লাগে। ডাঙৰ গছৰ তলত আশ্রয় ল'ব নালাগে। জোকাৰণি নকমালৈকে একেঠাইতে থাকিব লাগে। এনে ধৰণেৰে সারধানতা অৱলম্বন কৰিলে ভূমিকম্পৰ ফলত হ'ব পৰা মানুহৰ ক্ষয়-ক্ষতিৰ পৰিমাণ কিছু কমিব।

ভূমিকম্পৰ দৰে আন এটা প্রাকৃতিক দুর্যোগৰ কথা কওঁ শুনা। তোমালোকে নিশ্চয় ‘ছুনামি’ৰ নাম শুনিছা? ভূমিকম্প সাগৰতো হয়। সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদ্গীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল টোক ছুনামি বুলি কয়।

২০০৪ চনৰ ২৬ ডিচেম্বৰত এনে এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক মহাপ্লয়ৰ সৃষ্টি কৰিছিল। ভাৰত মহাসাগৰত হোৱা এই ছুনামিটোৱে শ্ৰীলংকা, ইণ্ডোনেছিয়া আদি দেশৰ লগতে ভাৰতৰ তামিলনাড়ু, আন্ধ্ৰামান নিকোবৰ দ্বীপপুঁজি আদি অঞ্চলৰ লাখ লাখ মানুহক গৃহহাৰা কৰিছিল। ভূমিকম্পটোৱে সৃষ্টি কৰা 'ছুনামি'ৰ গতিবেগ অতি তীব্র আছিল। এনে প্ৰাকৃতিক দুর্ঘোগবোৰে সময়ে সময়ে আমাৰ মাজত সঁচাকৈয়ে আলৈ-আছকালৰ সৃষ্টি কৰে, নহয়নে? সেয়েহে আমি সদায় সচেতন হ'ব লাগে, যাতে এনে দুর্ঘোগে আমাৰ বেছি ক্ষতিসাধন কৰিব নোৱাৰে।



ক—পাঠভিত্তিক ক্ৰিয়া

DAILY ASSAM

ক্ৰিয়া-কলাপ

১। উত্তৰ দিয়া।

(ক) ✓ অসমত প্লয়ংকৰী ভূমিকম্প হোৱা চন দুটা কি কি?

(খ) ✓ ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিল?

(গ) ✓ ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল?

(ঘ) ✓ কোন চনৰ ভূমিকম্পটোৱ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল?

২। তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা।

(ক) ✓ চানড়ুবি বিল কেনেকৈ সৃষ্টি হ'ল?

(খ) ✓ ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল?

(গ) ✓ 'ছুনামি' কি?

(ঘ) ✓ ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিৱে প্ৰভাৱ পেলাইছিল?

☞ পাঠটো ভালদৰে বুজাই দিব। ছাত্ৰ-ছাত্ৰীসকলক দফা দফাকৈ পঢ়িবলৈ দিব আৰু ২নং ক্ৰিয়া-কলাপটো যু বীয়াভাৱে কৰাব।

খ—ভাষা অধ্যয়ন (ব্যারহারিক ব্যাকরণ)

৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা।

পাহাৰ

বনতোজ

চানড়ুবি বিল

আনন্দ

আতংক

ভূমিকম্প

জানো আহা

পাঠত পোৱা তলৰ শব্দকেইটা কেনেকৈ গঠন হৈছে চোৱা—


প্ৰকৃতি + ইক = প্ৰাকৃতিক জয়ন্ত + ঈয়া = জয়ন্তীয়া

ৰূপান্তৰ + ইত = ৰূপান্তৰিত সারধান + তা = সারধানতা

ওপৰৰ উদাহৰণকেইটাত শব্দৰ পাছত প্রত্যয় লগ হৈ একোটা অৰ্থপূৰ্ণ শব্দ গঠন হৈছে।
প্ৰথম শব্দটো হৈছে মূল শব্দ বা প্ৰকৃতি। এই মূল শব্দ বা প্ৰকৃতিৰ লগত একোটাকৈ প্রত্যয় সংযোগ কৰা হৈছে। এই সংযোজিত ৰূপটোৱেই হ'ল প্রত্যয়। যেনে- প্ৰকৃতি + ইক = প্ৰাকৃতিক। ইয়াৰে প্রত্যয় হ'ল - 'ইক'।

৪। উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অৰ্থ জানি লোৱা।

(ক)



জানো আহা

- ‘জন্ম-কাশী’ৰ আৰু গুজৰাট বাজ্য ভূমিকম্পপ্ৰণ অঞ্চল হিচাপে চিহ্নিত হৈছে।’
- ‘প্ৰাকৃতিক দুর্ঘাসমূহৰ ভিতৰত ভূমিকম্প বা ভূইকপ অন্যতম।’

ওপৰৰ বাক্য দুটলৈ চোৱা। ইয়াৰ প্ৰথম বাক্যটোত ‘আৰু’ আৰু দ্বিতীয় বাক্যটোত ‘বা’ এই দুটা শব্দই বাক্যকেইটাক সংযোগ আৰু বিযোজক কৰিছে। বাক্যকেইটাত ‘আৰু’ শব্দই বাক্যত যোৱা লগোৱা আৰু ‘বা’ শব্দটোৱে এটাৰ সলনি আনটো ব্যৱহাৰ হোৱা বুজাইছে।

এই আৰু বা বা শব্দ দুটাত কোনো বিভক্তি চিন যোগ হোৱা দেখা নাই। নাইবা এনে শব্দত

- কোনো লিংগ আৰু বচন আদি একোৱেই নাথাকে। সেইবাবে এনেধৰণৰ শব্দবোৰক অব্যয়
পদ বোলে। তলত অব্যয় পদৰ ভাগসমূহৰ নাম আৰু উদাহৰণ দিয়া হ'ল —
- **সংযোজক বা যোজক অব্যয়** — দুটা বা তাতকৈ বেছি শব্দ বা বাক্য যোগ কৰে। যেনে—
আৰু, এতেকে, কাৰণ, যদি, কিয়নো, গতিকে ইত্যাদি। উদাহৰণ — হৰি আৰু মই
গুৱাহাটীলৈ যাম।
 - **বিযোজক অব্যয়** — দুটা পদ বা বাক্যক পৃথক কৰে। যেনে— বা, নাইবা, অথবা,
কিষ্মা আদি। উদাহৰণ — এটা পদুম ফুল বা এখিলা পাণ আঁকা।
 - **ভাববোধক অব্যয়** — মনৰ ভাব প্ৰকাশ কৰে। যেনে— হায় হায়, আঃ, উঃ, ইস, বাঃ
বাঃ, ছিঃ ছিঃ আদি। উদাহৰণ — বাঃ বাঃ কি বঢ়িয়া খেল!
 - **সম্বোধনবোধক অব্যয়** — সম্বোধনৰ বাবে ব্যৱহাৰ হয়। যেনে— হেৰ, হেৰা, ঐ, ওঁ,
হে, ইঁয়েৰা আদি। উদাহৰণ — হেৰা ল'বা, গৰুকেইটা খেদি দিয়া।
 - **প্ৰশ্নবোধক অব্যয়** — কোনো কথা সোধা বা প্ৰশ্ন কৰাত ব্যৱহাৰ হয়। যেনে— নে,
নেকি, জানো, কেনে, কোন ইত্যাদি। উদাহৰণ — তুমি ভাত খাবা নে ?
 - **সন্মতিসূচক অব্যয়** — সন্মতি প্ৰকাশ কৰাত ব্যৱহাৰ হয়। যেনে— এৰা, বাৰু, হয়, ও
আদি। উদাহৰণ — এৰা, তুমি ঠিকেই কৈছা।
 - **সময়সূচক অব্যয়** — সময়ৰ ধাৰণা দিওঁতে ব্যৱহাৰ হয়। যেনে— এতিয়া, যেতিয়া,
কেতিয়া, অথনি আদি। উদাহৰণ — তুমি ঘৰলৈ কেতিয়া আহিবা ?

৫। তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা।

ফৰিদা — হেৰা মনু, তুমি কেনেকৈ যাবা ?

মনু — বাছ বা বিঞ্চাবে যাম বুলি ভাবিছোঁ।

ফৰিদা — পিছে মই এতিয়া নাযাওঁ দিয়া।

মনু — বাৰু, হ'ব দিয়া।

ফৰিদা — উঃ, আজি যে কি গৰম ! মনু, মোক ঠাণ্ডা পানী এগিলাচ দিবা নে ?

মনু — হয়, দিছোঁ ব'বা।

ফৰিদা — তুমি কাৰ লগত বজাৰলৈ যাবা ?

মনু — মই আৰু শেৱালি একেলগে যাম।



৬। পাঠত থকা যুবীয়া শব্দবোৰ বিচাৰি লিখা।

গ—জ্ঞান সম্প্রসাৰণ

জানো আহা

- ভূমিকম্প সম্বন্ধে অধ্যয়ন কৰা বিজ্ঞানীসকলক ভূমিকম্প বিজ্ঞানী (ছিজম'লজিষ্ট) বোলে।
- ভূমিকম্পৰ প্ৰবলতা যিটো হিচাপত জোখ লোৱা হয়, তাক 'বিখ্টাৰ স্কেল' বুলি কোৱা হয়।
- চাৰ্লছ বিখ্টাৰে এই স্কেল আৰিফ্কাৰ কৰা বাবে ইয়াৰ নাম 'বিখ্টাৰ স্কেল'।

NDRF – The National Disaster Response Force (ৰাষ্ট্ৰীয় দুর্ঘটনা প্ৰশমন ব্যৱস্থাপনা বাহিনী)

— দেশত সংঘটিত হোৱা প্ৰাকৃতিক দুর্ঘটনা (স্থল, জল) আৰু বিপদৰ আগব আৰু পাছৰ সময়ত উদ্বাৰ কাৰ্যৰ বাবে নিয়োজিত প্ৰশিক্ষণপ্ৰাপ্ত এটা বাহিনী। এই বাহিনীয়ে ছুনামি, ভূমিকম্প, বানপানী, ভূমিস্থলন, গৰাখহনীয়া আদি দুর্ঘটনাৰ সময়ত উদ্বাৰ কাৰ্যত সেৱা আগবঢ়ায়।

SDRF – State Disaster Response Force (ৰাজ্যিক দুর্ঘটনা প্ৰশমন বাহিনী) — ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী সঞ্চালকৰ অধীনত আৰক্ষী, নদী আৰক্ষী, অগ্ৰি নিৰ্বাপক বাহিনী আৰু প্ৰশাসনিক বিষয়াৰে সন্ধিলিত উদ্বাৰকাৰী বাহিনী। এই বাহিনীয়েও ছুনামি, ভূমিকম্প, বানপানী, গৰাখহনীয়া আদি দুর্ঘটনাৰ সময়ত উদ্বাৰ কাৰ্যত সেৱা আগবঢ়ায়।

উত্তৰ দিয়া।

- ৭। তোমালোকে ভূমিকম্প, বানপানী আৰু ধূমুহা-বতাহ আদিৰ পৰা পোৱা অভিজ্ঞতাসমূহ শ্ৰেণীকৰ্ত্তাত কোৱা।
- ৮। ভূমিকম্পৰ সময়ত মাৰা-দেউতাৰাই তোমালোকক কি কি কৰিবলৈ কয় ?
- ৯। তলৰ ছবিখন চোৱা আৰু তাত দেখা দৃশ্যৰ আলমত পাঁচশাৰী বাক্য লিখি ছবিখনৰ নামকৰণ কৰা।



- ভূমিকম্প হ্বসলীলা বা বানপানীর হ্বসলীলা সম্পর্কে বর্ণনা করি প্রত্যেকেই একটা কবিতা, গল্প বা দফা একটা প্রস্তুত করা।
- আকশ্মিক বক্তৃতা প্রতিযোগিতাত অংশগ্রহণ করা।
বিষয়ঃ বানপানী, ভূমিকম্প, ব্রহ্মপুত্র নদী, ধূমুহা, বতাহ, হিমালয় পর্বত, গণতন্ত্র দ্বিস।

জানো আহা

ঘূর্ণীবতাহ : ঘূর্ণীবতাহো এক প্রাকৃতিক দুর্যোগ। ভারত মহাসাগরের জলপৃষ্ঠৰ ওপৰত এক বিশাল আকারৰ ঘূর্ণীবতাহ মাজে মাজে হৈ থাকে। সাগরের জলপৃষ্ঠত বায়ুমণ্ডলৰ বেছি নিম্নচাপ থকা অঞ্চলক কেন্দ্ৰ কৰিয়েই ঘূর্ণীবতাহৰ সৃষ্টি হয়। পৰিৱেশ বিজ্ঞানৰ মতে চক্ৰকাৰে জলপৃষ্ঠৰ ওপৰত ই আৰম্ভ হৈ ১০ মিটাৰমান ওপৰলৈ উঠি তীৰ গতিৰে ঘূৰি ঘূৰি সাগৰীয় উপকূলৰ ফালে গতি কৰে।



তোমালোকে বাতৰিকাকত আদিত ‘ফণী’ (Fani) ঘূর্ণীবতাহৰ কথা নিশ্চয় পঢ়িছা। ২৬ এপ্ৰিল, ২০১৯ত আৰম্ভ হোৱা এই ঘূর্ণীবতাহটো যথেষ্ট শক্তিশালী আছিল। ইয়াৰ বাবে ক্ষতিগ্রস্ত হোৱা ঠাইসমূহ হৈছে— বাংলাদেশ, শ্ৰীলংকা, পূৰ্বভাৰত। ফণীয়ে ভাৰতৰ উৰিয়াত যথেষ্ট ক্ষতি সাধন কৰিছে। ‘বিশ্ব বতৰ সংস্থাই ঘূর্ণীবতাহৰ আগজাননী পোৱা মাত্ৰেই নিৰ্দিষ্ট এলেকালৈ বাতৰি পঠিয়ায়। ইয়াৰ আগজাননী পোৱাৰ লগে লগে চৰকাৰে উপযুক্ত ব্যৱস্থা লয় আৰু তেতিয়া ক্ষয়-ক্ষতিৰ পৰিমাণ হুস পায়।

ঘ—প্ৰকল্প

- চাৰি/পাঁচজনীয়া দলত লগ হৈ প্রাকৃতিক দুর্যোগৰ ছবিসমূহ (পুৰণি আলোচনী, বাতৰিকাকতৰ পৰা) সংগ্ৰহ কৰি এখন চাঁট প্রস্তুত কৰা আৰু শ্ৰেণীকোঠাত আৰি থোৱা।
- প্রাকৃতিক দুর্যোগ (বানপানী/ভূমিকম্প)ৰ সময়ত ল'বলগা সাৰধানতা সম্পর্কে লিখি পোষ্টাৰ প্রস্তুত কৰা। (দলীয়ভাৱে)

☞ ১১ নং প্ৰশ্নৰ বিষয়বস্তুৰ লগত নতুন নতুন বিষয় সংযোগ কৰি আকশ্মিক বক্তৃতা প্রতিযোগিতা পাতিব।